

آية الكرسي আয়াতুল কুৰ্চী

اللَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لَا تَأْخُذُهُ سِنَّةٌ وَلَا نَوْمٌ لَهُ مَا فِي السَّمَوَاتِ وَمَا فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَوَاتِ وَالْأَرْضَ وَلَا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ

উচ্চারণ

আল্লাহ্ লা ইলাহা ইল্লা হুৱা, আল-হাইয়ুল-কাইয়ুম্। লা তা'খুজুহ্ চিনাতুন রা লা নাৱম। লাহ্ মা ফিচ-চমাৱাতি রা মা ফিল-আৰ্দ। মান জাল্লাজী ইয়াশফাউ ইন্দাহ্ ইল্লা বিইজনিহি। ইয়া'লামু মা বাইনা আইদিহিম রা মা খালফাহম, রা লা ইয়ুহিতুনা বিশাই'ইম মিন ইলমিহি ইল্লা বিমা শা'আ। রাচি'আ কুৰ্চিয়ুহ্চ-চমাৱাতি ৱাল-আৰ্দ, রা লা ইয়া'উদুহ্ হিফাজুহমা, রা হুৱাল-আলিয়ুল-আজিম।

অসমীয়া অনুবাদ

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো ইলাহ নাই, তেওঁ চিৰজীৱী, সকলোৰে ধাৰক। তেওঁক তন্দ্রা বা নিদ্ৰাই স্পৰ্শ নকৰে। আকাশ আৰু পৃথিৱীত যি কিছু আছে, সকলো তেওঁৰ। কোনে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰে? তেওঁ জানে তেওঁলোকৰ আগত আৰু পিছত কি আছে। তেওঁৰ জ্ঞানৰ কিবা এটা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে, যিমান তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে। তেওঁৰ কুৰ্চীয়ে আকাশ আৰু পৃথিৱীক আৱৰি আছে, আৰু সেইবোৰৰ হিফাজত তেওঁৰ বাবে কষ্টকৰ নহয়। তেওঁ সৰ্বোচ্চ, মহান।

